

2015

PHILOSOPHY

( General )

Paper : 6.2

( Philosophy of Religion )

Full Marks : 80

Time : 3 hours

*The figures in the margin indicate full marks  
for the questions*

*Answer either in English or in Assamese*

1. Answer the following questions : 1×10=10

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

- (a) Is the philosophy of religion a part of  
philosophy?

ধৰ্মদৰ্শন দৰ্শনৰ এক অংশনে ?

(b) "The minimum definition of religion is a belief in spiritual being." Whose definition is this?

“ধৰ্মৰ ন্যূনতম সংজ্ঞা হৈছে আধ্যাত্মিক সত্তাত বিশ্বাস।”  
এইটো কাৰ সংজ্ঞা ?

(c) Who was the main propounder of animism?

সৰ্বপ্ৰাণবাদ বা জীৱবাদৰ মূল প্ৰবৰ্তক কোন আছিল ?

(d) State the name of the thinker associated with the ghost theory.

প্ৰেতাশ্বা সম্পৰ্কীয় মতবাদৰ লগত জড়িত চিন্তাবিদ-  
গৰাকীৰ নাম উল্লেখ কৰা।

(e) Is 'mana' a logical conception?

‘মানা’ এক যৌক্তিক প্ৰত্যয়নে ?

(f) Who was the author of the work  
*The Melanesians*?

*The Melanesians* নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন  
আছিল ?

(g) "Fetishism cannot be regarded as a logical form of religion." Write whether true or false.

“প্ৰতীক পূজাবাদক ধৰ্মৰ যৌক্তিক আকাৰ বুলি গণ্য  
কৰিব নোৱাৰি।” সঁচা নে মিছা লিখা।

(h) "In common with religion, philosophy seeks to interpret experience as a whole in the light of ultimate conceptions." Is it true?

“ধৰ্মৰ সৈতে উমৈহতীয়াভাৱে দৰ্শনে পৰম ধাৰণাৰ  
আধাৰত সামগ্ৰিকভাৱে অভিজ্ঞতাক ব্যাখ্যা কৰিব  
বিচাৰে।” এইটো সত্যনে ?

(i) Who is regarded as the propounder of the ontological argument for the existence of God?

ঈশ্বৰৰ অস্তিত্ব-বিষয়ক তাত্ত্বিক বা সত্তামূলক যুক্তিৰ  
প্ৰবৰ্তকৰূপে কাক গণ্য কৰা হয় ?

(j) With which argument for the existence of God, St. Thomas Aquinas was associated?

ঈশ্বৰৰ অস্তিত্ব-বিষয়ক কোনটো যুক্তিৰ লগত ছেণ্ট টমাছ  
একুইনাস জড়িত আছিল ?

2. Answer briefly : 2×5=10

চমুকৈ উত্তৰ দিয়া :

(a) Write the etymological meaning of the word 'Religion' or 'Dharma'.

'Religion' অথবা 'ধৰ্ম' শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ লিখা।

(b) Write the definition of religion offered with reference to 'values'.

'মূল্য'-ৰ আধাৰত আগবঢ়োৱা ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা।

(c) What is revelation?

প্ৰত্যাদেশ কাক বোলে ?

(d) What is the cosmological argument for the existence of God?

ঈশ্বৰৰ অস্তিত্ব-বিষয়ক বিশ্বতত্ত্ব যুক্তিটো কি ?

(e) Write the names of two critics of the ontological argument for the existence of God.

ঈশ্বৰৰ অস্তিত্ব-বিষয়ক তাত্ত্বিক বা সত্তামূলক যুক্তিৰ দুগৰাকী সমালোচকৰ নাম লিখা।

3. Answer any four of the following questions :

5×4=20

তলৰ প্ৰশ্নবোৰৰ যি কোনো চাৰিটাৰ উত্তৰ লিখা :

(a) Distinguish between Religion and Philosophy of Religion.

ধৰ্ম আৰু ধৰ্মদৰ্শনৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা।

(b) Indicate briefly the scope of philosophy of religion.

ধৰ্মদৰ্শনৰ পৰিসৰ চমুকৈ উনুকিয়াই দেখুওৱা।

(c) Is the ghost theory acceptable?

প্ৰেতাত্মা সম্পৰ্কীয় মতবাদ গ্ৰহণযোগ্যনে ?

(d) Is totemism the simplest and the most primitive form of religion?

টোটেমবাদ ধৰ্মৰ সৰলতম আৰু আদিমতম ৰূপ হয়নে ?

(e) "There is no difference between Religion and Philosophy." Is the statement true?

"ধৰ্ম আৰু দৰ্শনৰ পাৰ্থক্য নাই।" উক্তিটো সত্যনে ?

(f) Is religious experience an illusion?

ধৰ্মীয় অভিজ্ঞতা এক ভ্ৰান্ত প্ৰত্যক্ষনে ?

4. Give a satisfactory definition of religion and explain it. 10

ধৰ্মৰ এটি সন্তোষজনক সংজ্ঞা দিয়া আৰু ব্যাখ্যা কৰা।

Or / অথবা

State and explain certain important features of religion.

ধৰ্মৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ উল্লেখ কৰি ব্যাখ্যা কৰা।

5. Explain how religion is different from science. 10

ধৰ্ম বিজ্ঞানৰ পৰা কেনেদৰে পৃথক তাক ব্যাখ্যা কৰা।

Or / অথবা

“A little science takes us away from religion but a little more science brings us back to it.” In this context, elaborate the relation between Religion and Science.

“অনুষ্ঠাপীয়া বিজ্ঞানে আমাক ধৰ্মৰ পৰা আঁতৰাই নিয়ে কিন্তু বিজ্ঞানৰ প্ৰাচুৰ্য্যই আমাক পুনৰ ধৰ্মৰ বুকুলৈ লৈ যায়।” এই প্ৰসঙ্গত ধৰ্ম আৰু বিজ্ঞানৰ সম্বন্ধ আলোচনা কৰা।

6. Can the theory of animism offer a satisfactory explanation to the question of the origin of religion? Discuss. 10

সৰ্বপ্ৰাণবাদ বা জীৱবাদে ধৰ্মৰ উৎপত্তি-বিষয়ক প্ৰশ্নৰ সন্তোষজনক ব্যাখ্যা আগবঢ়াব পাৰেনে? আলোচনা কৰা।

Or / অথবা

Explain the role played by the psychological views with regard to the origin and development of religion.

ধৰ্মৰ উৎপত্তি আৰু বিকাশৰ সন্দৰ্ভত মনোবৈজ্ঞানিক মতসমূহৰ ভূমিকা ব্যাখ্যা কৰা।

7. Explain and examine the teleological argument for the existence of God. 10

ঈশ্বৰৰ অস্তিত্ব-বিষয়ক উদ্দেশ্যমূলক যুক্তিৰ ব্যাখ্যা কৰি বিচাৰ কৰা।

Or / অথবা

Examine the moral argument for the existence of God.

ঈশ্বৰৰ অস্তিত্ব-বিষয়ক নৈতিক যুক্তিৰ বিচাৰ কৰা।

\*\*\*